

Total number of printed pages - 11

3 (Sem-6/CBCS) BOT RE 1

2025

BOTANY

(Regular Elective)

Paper : BOT-RE-6016

(Analytical Techniques in Plant Sciences)

Full Marks : 60

Time : Three hours

The figures in the margin indicate full marks for the questions.

Answer either in English or in Assamese.

1. Answer the following or Choose the correct option : $1 \times 7 = 7$

তলত দিয়াবোৰ উত্তৰ দিয়া অথবা শুন্দ উত্তৰটো বাছি উলিওৱা :

- (a) Which type of probe is used in FISH ?
(i) Fluorescently labelled nucleic acid probes
(ii) Radioactive DNA probes
(iii) Enzyme-linked antibody probes

(iv) Gold nanoparticle-based probes

FISH-ত কি ধরণৰ 'প্ৰ' ব্যৱহৃত হয়?

- (i) ফুৰিছেট চিহ্নিত নিউক্লিক এচিড প্ৰ
- (ii) তেজস্ক্ৰিয় ডি.এন.এ প্ৰ
- (iii) এনজাইমযুক্ত এন্টিবডি প্ৰ
- (iv) গল্ড নেন'পার্টিকল ভিত্তিক প্ৰ

(b) What is a buffer solution?

বাফাৰ দ্রব কি?

(c) In normal distribution, which of the following is always correct?

- (i) Mean > median
- (ii) Mean < median
- (iii) Mean = median
- (iv) Mean ≠ median

সাধাৰণ বিতৰণত তলৰ কোনটো সদায় শুন্দ?

- (i) গড় > মধ্যমা
- (ii) গড় < মধ্যমা
- (iii) গড় = মধ্যমা
- (iv) গড় ≠ মধ্যমা

(d) In an indirect ELISA, what is used ^{to} detect the antigen?

- (i) A primary antibody only

(ii) A primary antibody and a labelled secondary antibody

(iii) A labelled antigen

(iv) A radioactive probe

পৰোক্ষ ELISA-ত এন্টিজেন চিনাত্ব কৰিবলৈ কি ব্যৱহৃত হয়?

- (i) কেৰল প্ৰাথমিক এন্টিবডি এটি
- (ii) এটি প্ৰাথমিক এন্টিবডি আৰু এটি চিহ্নিত এন্টিবডি
- (iii) এটি চিহ্নিত এন্টিজেন
- (iv) এটি তেজস্ক্ৰিয় প্ৰ

(e) When performing a Chi-square test, what does a small p-value ($p<0.05$) indicate?

- (i) The variables are dependent
- (ii) The observed results are due to chance
- (iii) There is significant association between the variables

- (iv) The sample size is too small
 কাই-স্কোরার টেষ্ট করোতে সরু P-মান ($P < 0.05$)-এ
 কি সূচিত করে?
- (i) চলকবোর নির্ভরশীল
 - (ii) পর্যবেক্ষিত ফলাফলবোর সুযোগৰ বাবে হৈছে
 - (iii) চলকবোৰৰ মাজত গুৰুত্বপূৰ্ণ সহযোগিতা আছে
 - (iv) নমুনাৰ আকাৰ অতি সৰু
- (f) What is used in a SEM to scan the surface of a specimen?
 - (i) A beam of photons
 - (ii) A beam of electrons
 - (iii) A laser beam
 - (iv) A magnetic field
 SEM-ত স্কেন কৰিবৰ বাবে নমুনাৰ পৃষ্ঠত কি ব্যৱহাৰ
 কৰা হয়?
 - (i) ফট'নৰ ৰশি
 - (ii) ইলেক্ট্ৰনৰ ৰশি
 - (iii) লেজাৰ ৰশি
 - (iv) চুম্বকক্ষেত্ৰ এখন

(g) In SEM, why must most biological samples be coated with a thin layer of metal (e.g. Gold, Silver) ?
 - (i) To make the sample transparent
 - (ii) To improve the sample's colour contrast
 - (iii) To increase electric conductivity and imaging
 - (iv) To prevent damage from the electron beam
 SEM-ত জৈৱিক নমুনাৰ ধাতুৰ পাতল তৰপেৰে লেপি
 লৰ লাগে কিয়?

 - (i) নমুনাটোক স্বচ্ছ কৰিবলৈ
 - (ii) নমুনাৰ ৰঙৰ প্রতিতুলনা উন্নত কৰিবলৈ
 - (iii) বৈদ্যুতিক পৰিবাহিতা বৃদ্ধি কৰিবলৈ আৰু ইমেজিং
 উন্নত কৰিবলৈ
 - (iv) ইলেক্ট্ৰন ৰশিৰ দ্বাৰা হ'বপৰা ক্ষতি প্ৰতিৰোধ
 কৰিবলৈ

2. Briefly answer the following : $2 \times 4 = 8$

তলত দিয়াবোৰ চমু উত্তৰ দিয়া :

- (a) What is paper chromatography? What type of components can be separated by this chromatography?

পেপার ক্রমেট'গ্রাফী কি? উক্ত ক্রমেট'গ্রাফীৰ দ্বাৰা কেনেধৰণৰ উপাদান পৃথকীকৰণ কৰিব পাৰি?

- (b) Write briefly on different measures of central tendency.

কেন্দ্ৰীয় প্ৰণতাৰ বিভিন্ন পৰিমাপবোৰ চমুকৈ লিখা।

- (c) What is ELISA? How can it be used in plant disease outbreaks in agricultural fields?

ELISA কি? কৃষিক্ষেত্ৰত হোৱা ৰোগৰ প্ৰাদুৰ্ভাৱৰ ক্ষেত্ৰত
ELISA কি ধৰণে ব্যৱহাৰ কৰিব পাৰি?

- (d) Elaborate the process of microtome slide preparation.

মাইক্ৰটম স্লাইড প্ৰস্তুতকৰণৰ ওপৰত বিশদ বিৱৰণ দিয়া।

3. Write short notes on **any three** of the following : $5 \times 3 = 15$

তলৰ যিকোনো তিনিটাৰ ওপৰত চমু টোকা লিখা :

- (a) GLC and ion exchange chromatography

GLC আৰু আয়ন বিনিময় ক্রমেট'গ্রাফী

- (b) Transmission electron microscopy

ট্ৰেন্সমিক্স ইলেক্ট্ৰন মাইক্ৰোস্কপি

- (c) Variation and Standard deviation

ভিৱতা বা বিচুতি আৰু মানদণ্ড বা গড় বিচুতি

- (d) X-ray crystallography

এক্স-ৰে ক্ৰিস্টেল'গ্রাফী

- (e) Freeze-fracture and freeze-etching

ফ্ৰিজ ফ্ৰেক্ষাৰ আৰু ফ্ৰিজ ইত্চিং

4. Answer the following questions : **(any three)**

$10 \times 3 = 30$

তলত দিয়া প্ৰশ্নবোৰ উত্তৰ দিয়া : (যিকোনো তিনিটা)

- (a) What is Fluorescence Microscope? Write its working principle and its usefulness in the field of plant science research.

$1+2+7=10$

ফুরিছেঙ্গ মাইক্রোকপ কি? ইয়াৰ কাৰ্যপদ্ধতিৰ মূলনীতি আৰু উন্নিদিবিজ্ঞানৰ গবেষণাৰ ক্ষেত্ৰত ইয়াৰ উপযোগিতাৰ বিষয়ে লিখা।

- (b) What is the principle of autoradiography? Write the essential components, safety precautions and application of Autoradiography. Add a note on its advantages and disadvantages.

$$1+1+1+4+3=10$$

অট'ব্ৰেডিঅ'গ্রাফীৰ মূলনীতি কি? অট'ব্ৰেডিঅ'গ্রাফীৰ আৱশ্যকীয় উপাদানবোৰ, লৱলগীয়া নিৰাপত্তামূলক পূৰ্বসৰ্তকতাবোৰ আৰু প্ৰয়োগবোৰ লিখা। ইয়াৰ সুবিধা আৰু অসুবিধাবোৰ ওপৰতো এটি টোকা লিখা।

- (c) Write a detail account on Spectrophotometer. Elaborate its working principle and application in the field of Biological Research. What are the precautions to be taken while using a Spectrophotometer? $3+2+3+2=10$

স্পেক্ট্ৰফট মিটাৰৰ ওপৰত এটি বিশদ বিৱৰণ লিখা। ইয়াৰ কাৰ্যমূলনীতি আৰু জীৱবিজ্ঞানৰ গবেষণাৰ ক্ষেত্ৰত প্ৰয়োগৰ ওপৰত বিশদভাৱে ব্যাখ্যা কৰা। স্পেক্ট্ৰফট মিটাৰ ব্যৱহাৰৰ সময়ত কি কি পূৰ্বসৰ্তকতা লৱলনীয়া হয়?

- (d) Answer both the questions : $5+5=10$

দুয়োটা প্ৰশ্নৰ উত্তৰ কৰিবা :

- (i) Find the mean, median and mode for the data given below :

তলত দিয়া তথ্যৰ বাবে গড়, মধ্যমা আৰু বহুলক উলিওৱা :

Leaf size interval (in mm)	0-20	20-40	40-60	60-80	80-100	100-120
পাতৰ আকাৰৰ ব্যৱধান (মিলিমিটাৰত)						
Frequency বাৰংবাৰতা	6	8	10	12	6	5

- (ii) Find the Standard deviation for the following data :

তলত দিয়া তথ্যৰ বাবে মানদণ্ড বা গড় বিচ্যুতি উলিওৱা :

Fruit size (in gm.) ফলৰ আকাৰ (গ্ৰামত)	Frequency বাৰংবাৰতা
3	7
8	10
13	15
18	15
23	6

- (e) Elaborate the following : $5+5=10$

তলত দিয়াবোৰ বিশদ বৰ্ণনা কৰা :

- (i) Chi-square test

কাই-স্কোৱাৰ টেষ্ট

- (ii) Ultracentrifugation

আলট্ৰা চেন্ট্ৰিফিউজেশ্বন

- (f) What do you mean by enzyme markers? Give some examples of marker enzymes. How enzyme markers can be used in biological research?

এনজাইম মাৰ্কাৰ বুলিলে কি বুজা? কিছুমান মাৰ্কাৰ এনজাইমৰ উদাহৰণ দিয়া। জীৱবিজ্ঞানৰ গবেষণাত মাৰ্কাৰ এনজাইমৰোৰ কিদৰে ব্যৱহাৰ কৰিব পাৰি?
